

1st Sessional Examination, 2025
B. Com 4th Semester
Sub : Cost Accounting (Major)

Time : 1 hour

Full Marks : 20

Answer the following questions : (any four)

5x4=20

তলত দিয়াবোৰৰ পৰা যিকোনো পাঁচটাৰ উত্তৰ লিখা :

1. What is cost accounting? Explain any four objectives of cost accounting. 1+4=5
উৎপাদন ব্যয় হিচাপকৰণ মানে কি? উৎপাদন ব্যয় হিচাপকৰণৰ চাৰিটা উদ্দেশ্য ব্যাখ্যা কৰা।
2. Define the term 'Costing' What are the elements of costs. Explain. 1+4=5
উৎপাদন ব্যয় হিচাপকৰণ কৌশলৰ সংজ্ঞা দিয়া। ব্যয়ৰ উপাদানবোৰ কি কি ব্যাখ্যা কৰা।
3. What is material Control? Explain any one of the techniques of material control.
সামগ্ৰী নিয়ন্ত্ৰণ কি? সামগ্ৰী নিয়ন্ত্ৰণৰ যিকোনো এটা পদ্ধতি ব্যাখ্যা কৰা।
4. Write five differences between Financial Accounting and Cost Accounting. 5
বিস্তীৰ্ণ হিচাপকৰণ আৰু উৎপাদন ব্যয় হিচাপকৰণৰ মাজত থকা পাঁচটা পাৰ্থক্য লিখা।
5. White manufacture and sell 'Dirt Buster'. Following details are available for the year ending on 31/03/2024 : 5
White এ 'Dirt Buster' উৎপাদন আৰু বিক্ৰী কৰে। 31 মাৰ্চ 2024

P.T.O.

তাৰিখে অন্তৰ্গত বৰ্ষৰ লাগতিয়াল বিৱৰণ তলত দিয়া হ'ল :

direct Materials ₹ 12,30,000

প্ৰত্যক্ষ কেঁচামাল

direct Wages ₹ 8,00,000

প্ৰত্যক্ষ শ্ৰম

Factory expenses at 25% of prime cost

কাৰখানা খৰচ মুখ্য ব্যয়ৰ 25%

Administrative expenses at 20% of factory cost

কাৰ্য্যালয়ৰ খৰচ কাৰখানা ব্যয়ৰ 20%

Selling & distribution expenses at ₹ 300 ^{per} Unit

বিক্ৰী আৰু বিতৰণ খৰচ 300 টকা প্ৰতি গোটত

Opening stock of finished goods (100 units) ₹ 2,53,750 and closing stock of finished goods 80 units. Number of Dirt Busters sold during the period 1,220 unit at ₹ 4000 per unit.

আৰম্ভণি মজুত পণ্য 100 গোটত 2,53,750 টকা আৰু সামৰণি মজুত পণ্য 80 গোট। প্ৰতিটো গোট 4000 টকাকৈ 1,220 গোট বিক্ৰী কৰা হয়।

Prepare Cost statement showing cost of Production per unit and Profit.

প্ৰতি গোটৰ উৎপাদিত পণ্যৰ ব্যয় আৰু লাভ দেখুৱাই এখন ব্যয় বিবৃতি প্ৰস্তুত কৰা।

6. Following information relating to a types of raw material is available :

$$3+2=5$$

এক বিশেষ ধৰণৰ কেঁচামালৰ বাবে তথ্যবোৰ তলত দিয়া হ'ল :

Annual demand	9,600 units
বাৰ্ষিক চাহিদা	
Unit Price	₹ 10.00 per unit
গোট মূল্য	
Ordering Cost per order	₹ 16.00
আদেশ ব্যয় প্রতি আদেশত	
Storage Cost	12% per annum
গুদামৰ খৰছ বছৰি	
Lead time	Half month
নিৰ্দেশণাত্মক সময়	আধা মাহ

Calculate EOQ and Total ^{Inventory} Cost in respect of the particular material.

সেই নিৰ্দিষ্ট কেচামালৰ EOQ আৰু মুঠ মজুত পণ্য ব্যয় গণনা কৰা।
